

Meeting of BRICS Ministers of Foreign Affairs/International Relations

বিদেশ বিষয়ক/আন্তঃৰাষ্ট্ৰীয় সম্বন্ধৰ ব্ৰিক্স মন্ত্ৰীসকলৰ বৈঠক

জুন 01, 2021

ভাৰত গনতন্ত্ৰৰ বিদেশ বিষয়ক মন্ত্ৰী, ড: এছ জয়শংকৰে, 1 জুন, 2021 তাৰিখে বিদেশ বিষয়ক/আন্তঃৰাষ্ট্ৰীয় সম্বন্ধৰ ব্ৰিক্স মন্ত্ৰীসকলৰ বৈঠকৰ সভাপতিত্ব কৰে ভিডিঅ' কনফাৰেন্সৰ যোগেদি। ব্ৰাজিল যুক্তৰাষ্ট্ৰীয় গণৰাজ্যৰ বিদেশ বিষয়ক মন্ত্ৰী, ৰাজদূত কাৰ্লছ এছাৰ্টো ফ্ৰেঙ্কা ফ্ৰেঙ্কা, ৰুছ যুক্তৰাষ্ট্ৰীয় বিদেশ বিষয়ক মন্ত্ৰী, ৰাজদূত চাৰ্গে লাভৰ'ভ, চীন জনসাধাৰণৰ গণৰাজ্যৰ বিদেশ বিষয়ক মন্ত্ৰী, মি: ৱেং য়ী, আৰু দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ আৰু সহযোগিতা মন্ত্ৰী, মিছেছ গ্ৰেচ নালেডি মেণ্ডিছা পেণ্ডে, যথাক্ৰমে নিজ নিজ প্ৰতিনিধিত্বৰ নেতৃত্ব কৰে।

মন্ত্ৰীসকলে আন্তঃ-ব্ৰিক্স সহযোগিতা আগবঢ়োৱাৰ ওপৰত ভাব বিনিময় কৰে ইয়াৰ তিনিটা স্তম্ভৰ ভিত্তিত, ৰাজনৈতিক আৰু নিৰাপত্তা, অৰ্থনৈতিক আৰু আৰ্থিক, আৰু মানৱ আৰু সাংস্কৃতিক বিনিময়।

মন্ত্ৰীসকলে লগতে কোভিড-19 মহামাৰীৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত ভাব বিনিময় কৰে। তেওঁলোকে বহুপক্ষীয় ব্যৱস্থাৰ সংশোধনৰ প্ৰয়োজনৰ ওপৰতো আলোচনা কৰে। মন্ত্ৰীসকলে বিশ্বব্যাপী আৰু আঞ্চলিক চিন্তাৰ বিষয়সমূহ, বহনশীল বিকাশ, সন্ত্ৰাসবাদ বিৰোধিতা আৰু আন্তঃ-ব্ৰিক্স সহযোগিতা বৃদ্ধি কৰাৰ বিভিন্ন কৌশল আলোচনা কৰে।

এই উপলক্ষত, তেওঁলোকে 'বহুপক্ষীয় ব্যৱস্থাৰ শক্তিশালী আৰু সংশোধন কৰাৰ ওপৰত ব্ৰিক্স যুটীয়া মন্ত্ৰীসভাৰ বিবৃতি' গ্ৰহণ আৰু মুকলি কৰে সমগ্ৰ বহুপক্ষীয় গাঁথনিৰ বিস্তৃত শক্তি প্ৰদান আৰু সংশোধনৰ তাৎক্ষণিক প্ৰয়োজনৰ ওপৰত জোৰ দি, যাৰ ভিতৰত আছে ৰাষ্ট্ৰ সংঘ আৰু ইয়াৰ প্ৰমুখ অংগসমূহ - সুৰক্ষা পৰিষদ, সাধাৰণ সভা, সচিবালয় আৰু অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (ইচিঅ'এছঅ'চি); আইএমএফ আৰু বিশ্ব বেঙ্কে উপস্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় আৰ্থিক গাঁথনি; ডাব্লিউ টি অ' আৰু ইউএনচিটিএডি'য়ে উপস্থাপন কৰা বহুপক্ষীয় বাণিজ্য ব্যৱস্থা আৰু বিশ্ব স্বাস্থ্য সংস্থাক মূলত থৈ বিশ্বব্যাপী স্বাস্থ্য প্ৰশাসন ব্যৱস্থা। মন্ত্ৰীসকলে বিশ্বব্যাপী প্ৰশাসনক অধিক অন্তৰ্ভুক্ত, উপস্থাপনীয় আৰু অংশগ্ৰহণযোগ্য কৰাৰ আহ্বান জনাই, বিশ্বব্যাপী সিদ্ধান্ত-লোৱা প্ৰক্ৰিয়া আৰু গাঁথনিসমূহত প্ৰগতিশীল আৰু নিম্ন বিকাশীত দেশসমূহৰ অধিক আৰু অৰ্থপূৰ্ণ অংশগ্ৰহণ সাধন কৰিবলৈ আৰু ইয়াক সমসাময়িক বাস্তৱসমূহৰ সৈতে অধিক সংহত কৰিবলৈ। এই যুটীয়া বিবৃতি এই লিংকটোত পোৱা যাব: <https://bit.ly/3g3G2RQ>

মন্ত্ৰীসকলে লগতে পাৰস্পৰিক ৰুচি আৱৰা সংবাদ বিবৃতি গ্ৰহণ কৰে। তেওঁলোকে আন্তঃ-ব্ৰিক্স সহযোগিতাৰ প্ৰগতি নিৰীক্ষণ কৰে। কোভিড-19 মহামাৰীৰ পৰিস্থিতি আলোচনা কৰোঁতে, মন্ত্ৰীসকলে ব্ৰিক্স প্ৰতিষেধক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সময়োচিত স্থাপন আৰু কাৰ্যকাৰিতাৰ বাবে আহ্বান জনায়। মন্ত্ৰীসকলে বহনশীল বিকাশৰ বাবে সূচী 2030 প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰে আৰু এই সন্দৰ্ভত, প্ৰগতিশীল দেশসমূহলৈ বিকাশ, ক্ষমতা নিৰ্মাণ আৰু প্ৰযুক্তি স্থানান্তৰৰ বাবে অৰ্থায়নৰ গুৰুত্বৰ ওপৰত

জোৰ দিয়ে। তেওঁলোকে লগতে ইউএনএফচিচি'ৰ বিধিসমূহৰ অধীনত, চিবিডিআৰ-আৰচি অন্তৰ্ভুক্ত কৰি, গ্ৰহণ কৰা পেৰিছ চুক্তিৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰে। তেওঁলোকে ব্ৰিছ অৰ্থনৈতিক অংশীদাৰীত্ব 2025ৰ কৌশলৰ বিস্তৃত ৰূপায়ণৰ আহ্বান জনাই সকলো ধৰণে ইয়াৰ কাৰ্যকৰী উপলব্ধিৰ বাবে।

মন্ত্ৰীসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ গৰিহণা প্ৰকাশ কৰে ইয়াৰ সকলো ৰূপ আৰু প্ৰকাৰৰ, য'ত, যেতিয়াই আৰু যাৰ দ্বাৰাই এয়া সংঘটিত কৰা হৈছে। তেওঁলোকে এক ফল-ভিত্তিক ক্ৰিয়া পৰিকল্পনাৰ দ্বাৰা ব্ৰিছ সন্ত্ৰাসবাদ বিৰোধিতা কৌশল সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

মন্ত্ৰীসকলে বি2বি আৰু পি2পি দুয়ো ৰূপত উন্নতি আৰু বৈঠকৰ আদৰ্শ জনায়, আৰু এই ক্ষেত্ৰসমূহত অধিক সহযোগিতা কামনা কৰে। এই সংবাদ বিবৃতিখন এই লিংকটোত পোৱা যাব: <https://bit.ly/3i9Zf75>

ব্ৰিছ অংশীদাৰসকলে ভাৰতৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে ব্ৰিছ সহযোগিতাৰ গতি ৰক্ষা কৰাৰ বাবে।

নতুন দিল্লী

জুন 1, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.